



# COVID-19 -ৰ ভ্ৰান্ত ধাৰণাৰ পৰা দূৰত থাকক



## ভ্ৰান্তি

মোৰ ইতিমধ্যে ক'ভিড-19  
ৰোগ ধৰা পৰিছে,  
সেয়েহে মই টিকাকৰণ  
লোৱাৰ প্ৰয়োজন নাই।

কোভিড-19 টিকাকৰণ  
প্ৰাপ্ত কৰাৰ পিছত, মই  
আৰু মাস্ক পিন্ধাৰ  
প্ৰয়োজন নাই।



## সত্য

যদি আপোনাৰ ইতিমধ্যে ক'ভিড-19  
হৈছে, তেন্তে আপুনি এতিয়াও  
টিকাকৰণৰ পৰা লাভান্বিত হ'ব পাৰে  
বুলি প্ৰমাণ আছে। আপুনি যদি  
বৰ্তমান কভিড ৰোগত আক্ৰান্ত হৈ  
আছে তেন্তে টিকাকৰণ লোৱাৰ পৰা  
বিৰত থাকিব। আপুনি সম্পূৰ্ণ সুস্থ  
হোৱাৰ ৩ মাহৰ পিছত টিকাকৰণ  
ল'ব পাৰিব। যিকোনো সন্দেহ  
থাকিলে চিকিৎসকৰ পৰামৰ্শ  
লওক।

পৰ্যাপ্ত সংখ্যক লোকৰ প্ৰতিৰোধ  
ক্ষমতা বৃদ্ধি নোহোৱালৈকে  
ৰাজহুৱাভাৱে মাস্ক, হাত ধোৱা  
আৰু শাৰীৰিক দূৰত্বৰ  
প্ৰয়োজনীয়তা আছে।

